

অধ্যায় - ১ | মুদ্রা আৰু বেংক

QUIZ-01

1. বিনিময় প্ৰথাৰ প্ৰধান সমস্যা কোনটো আছিল?

- A. উৎপাদনৰ অভাৱ
- B. সংগতিবিহীন অভাৱ
- C. অধিক জনসংখ্যা
- D. পুঁজিৰ অভাৱ

Answer: B

Explanation: বিনিময় প্ৰথাত দুয়ো পক্ষৰ অভাৱ একে নহ'লে লেনদেন সম্ভৱ নহয়। ইয়াক সংগতিবিহীন অভাৱ বুলি কোৱা হয়।

2. মুদ্রাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কোনটো?

- A. চিনাক্তকৰণ সহজ হ'ব লাগিব
- B. হস্তান্তৰযোগ্য হ'ব লাগিব
- C. সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব
- D. বিভাজনীয় হ'ব লাগিব

Answer: C

Explanation: মুদ্রাৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে সাধাৰণ গ্ৰহণযোগ্যতা, কাৰণ ইয়াৰ দ্বাৰাই লেনদেন সহজ হয়।

3. প্ৰথম বেংক "Bank of Hindustan" কেতিয়া স্থাপিত হৈছিল?

- A. 1770 চনত
- B. 1795 চনত
- C. 1850 চনত
- D. 1926 চনত

Answer: A

Explanation: ভাৰতৰ প্ৰথম বেংক আছিল "Bank of Hindustan", যি 1770 চনত স্থাপিত হৈছিল।

4. অসমৰ প্ৰথম বেংক কোনটো?

- A. State Bank of India
- B. Reserve Bank of India
- C. Guwahati Bank
- D. Assam Cooperative Bank

Answer: C

Explanation: অসমত প্ৰথম বেংক আছিল "Guwahati Bank", যি 1926 চনত স্থাপিত হৈছিল।

5. মুদ্রাৰ গৌণ কাৰ্যৰ ভিতৰত তলৰ কোনটো অন্তৰ্ভুক্ত?

- A. বিনিময়ৰ মাধ্যম
- B. মূল্যৰ মাপকাঠী
- C. স্থগিত দেনা-পাওনাৰ মানদণ্ড
- D. মূল্যৰ ভঁৰাল

Answer: D

Explanation: মূল্যৰ ভঁৰাল মুদ্রাৰ গৌণ কাৰ্য, যাৰ দ্বাৰা মুদ্রা সঞ্চয় কৰি ভবিষ্যতে ব্যৱহাৰ কৰিব পাৰি।

6. ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল?

- A. 1920 চনত
- B. 1935 চনত
- C. 1947 চনত
- D. 1950 চনত

Answer: B

Explanation: ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত স্থাপিত হয় আৰু ই ভাৰতৰ কেন্দ্ৰীয় বেংক।

7. আঞ্চলিক গ্ৰাম্য বেংকৰ প্ৰধান উদ্দেশ্য কোনটো?

- A. নগৰাঞ্চলত ঋণ প্ৰদান
- B. ধনী লোকক সহায়
- C. গাঁওবাসীক কম সুদত ঋণ প্ৰদান
- D. বৈদেশিক মুদ্রা বিনিময়

Answer: C

Explanation: আঞ্চলিক গ্ৰাম্য বেংকৰ মূল উদ্দেশ্য হৈছে গাঁওবাসীক অতি কম সুদত ঋণ প্ৰদান কৰি সহায় কৰা।

8. NABARD কেতিয়া স্থাপিত হৈছিল?

- A. 1969 চনত
- B. 1975 চনত
- C. 1982 চনত
- D. 1990 চনত

Answer: C

Explanation: NABARD বা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক 1982 চনত স্থাপিত হৈছিল।

9. সঞ্চয় আমানতৰ বিশেষত্ব কি?

- A. সকলো সময়তে মুদ্রা উলিয়াব পৰা যায়
- B. মাত্ৰ পূৰ্বজাননী দিয়াৰ পিছতে উলিয়াব পাৰি
- C. কিছুমান অংশ প্ৰয়োজন অনুসৰি উলিয়াব পাৰি
- D. ইয়াৰ ওপৰত সুদ দিয়া নহয়

Answer: C

Explanation: সঞ্চয় আমানতত জমাকাৰীয়ে প্ৰয়োজন অনুসৰি কিছুমান অংশ উলিয়াব পাৰে, বাকী অংশ বেংকৰ অনুমতি সাপেক্ষেহে উলিয়াব পাৰে।

10. ক'লা মুদ্রা কোন ধৰণৰ মুদ্রা?

- A. বৈধ মুদ্রা
- B. অৰ্থনৈতিক অপৰাধৰ জৰিয়তে উৎপন্ন মুদ্রা
- C. বৈদেশিক মুদ্রা
- D. সঞ্চয় মুদ্রা

Answer: B

Explanation: ক'লা মুদ্রা অৰ্থনৈতিক অপৰাধ (যেনে আয়কৰ ফাঁকি)ৰ ফলত উৎপন্ন মুদ্রা।



DOWNLOAD MISSION GYAN APP